

Third India-Bhutan Development Cooperation Talks

তৃতীয় ভাৰত-ভূটান উন্নয়ন সহযোগিতা আলোচনা

জুন 28, 2021

তৃতীয় ভাৰত-ভূটান উন্নয়ন সহযোগিতা আলোচনা 28 জুন 2021 তাৰিখে এক ভাৰচ্যুৱেল ধৰণে অনুষ্ঠিত হয়। ভাৰতীয় দলৰ নেতৃত্ব কৰে বিদেশ বিষয়ক মন্ত্ৰালয়ৰ সচিব (অৰ্থনৈতিক সম্বন্ধ), মিঃ ৰাহুল চান্দ্বাই, আৰু ভূটান ৰাজকীয় চৰকাৰৰ বিদেশ সচিব, মিঃ কিংগা চিঙয়েয়ে ভূটানৰ প্ৰতিনিধিত্বৰ নেতৃত্ব কৰে। ভূটানলৈ ভাৰতৰ ৰাজদূত, মিছেছ ৰুচিৰা কাম্বজেও এই আলোচনাত অংশগ্ৰহণ কৰে।

দ্বিপক্ষীয় উন্নয়ন সহযোগিতা আলোচনা হৈছে এক গুৰুত্বপূৰ্ণ দ্বিপক্ষীয় পদ্ধতি ভূটানৰ সৈতে ভাৰতৰ বিকাশ অংশীদাৰীত্বৰ সমগ্ৰ পৰিসৰ নিৰীক্ষণ কৰাৰ। ভাৰত চৰকাৰে 4500 কোটি টকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিকাশ প্ৰকল্পৰ ৰূপায়ণৰ বাবে আৰু 400 কোটি টকা ভূটানৰ 12তম পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ (2018 - 2023) সময়ত পৰিৱৰ্তনকালীন বাণিজ্য সমৰ্থন সুবিধাৰ বাবে। 77 বৃহৎ আৰু মধ্যৱৰ্তী প্ৰকল্প আৰু 524 লক্ষ বিকাশ প্ৰকল্প (এছডিপি)/উচ্চ প্ৰভাৱ সম্প্ৰদায় উন্নয়ন প্ৰকল্প (এইছআইচিডিপি) 12তম পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ অধীনত ৰূপায়ণৰ বিভিন্ন স্তৰত আছে।

ভূটানৰ 12তম পঞ্চ বাৰ্ষিক পৰিকল্পনাই (2018-2023) নিজৰ তৃতীয় বছৰ সম্পূৰ্ণ কৰাৰ লগতে, দুয়ো পক্ষই চলি থকা প্ৰকল্প আৱদ্ধ সাহায্য (পিটিএ) প্ৰকল্পসমূহৰ সৈতে এছডিপি/এইছআইচিডিপি-ৰ সামগ্ৰিক প্ৰগতি নিৰীক্ষণ কৰে। ভূটানৰ বিদেশ সচিব ভূটানৰ সামাজিক-অৰ্থনৈতিক পৰিৱৰ্তনত ভাৰতৰ ভূমিকাৰ প্ৰশংসা কৰে আৰু লগতে তৃণমূল স্তৰত এইছআইচিডিপি-সমূহৰ প্ৰভাৱ উল্লেখ কৰে। তেওঁ লগতে কোভিড-19 মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে বিভিন্ন প্ৰকল্পৰ বাবে আগতীয়া পুঁজি মুকলি কৰাৰ ভংগীৰ প্ৰশংসা কৰে। এই আলোচনাত, দুয়ো পক্ষই মান্তি হয় পথ আন্তঃগাঁথনি, জল পৰিচালন, ঔদ্যোগিক উদ্যান আৰু কোভিড-19 পৰিচালনকে ধৰি বিভিন্ন খণ্ডত কিছুমান নতুন পিটিএ প্ৰকল্প ৰূপায়ণ কৰিবলৈ।

ভাৰতে ভূটানৰ সৈতে নিজৰ বিশেষ অংশীদাৰীত্বক গভীৰ মূল্য প্ৰদান কৰে। ভাৰত পক্ষ প্ৰতিশ্ৰুতিবদ্ধ উন্নয়ন প্ৰচেষ্টাসমূহত ভূটানক সমৰ্থন কৰা অব্যাহত ৰখাত।

দুয়ো পক্ষই আগলুক উন্নয়ন সহযোগিতা আলোচনা এক পাৰস্পৰিক সন্মত তাৰিখে অনুষ্ঠিত কৰিবলৈ মান্তি হয়। এই উন্নয়ন সহযোগিতা আলোচনা এক বন্ধুত্ব পৰিৱেশত অনুষ্ঠিত হয় দুয়োখন দেশৰ মাজৰ বিশেষ সম্বন্ধক লক্ষ্য কৰি।

নতুন দিল্লী

জুন 28, 2021

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.

